

Whitmire

PT 550 Resmethrin Insect Fogger

FOR PROFESSIONAL USE ONLY

Whitmire

SOME WAYS THAT INSECTS ARE ATTRACTED

Flying insects have odor, heat and light sensors on their bodies. These act like radar and guide them to their food, warmth and shelter. Spilled food, garbage cans, cooking, give off odors (gas) that insects lock on to and follow a great distance to the source.

SANITATION

This is the first step and most important of any insect control program. Clean up all spilled foods, garbage. Clean all surfaces. Scrub garbage cans so they do not give off odors (gas) that attracts insects.

CRACK AND CREVICE APPLICATION

For direct spray into cracks and crevices, use Whitmire Crack and Crevice Equipment.

PT[®] 550 Resmethrin

ACCEPTED

JUN 6 1979

DIRECTIONS

For use in homes, restaurants, hotels, motels, schools, hospitals, food plants, supermarkets, and other areas where flying insects are a problem. For use in homes, restaurants, hotels, motels, schools, hospitals, food plants, supermarkets, and other areas where flying insects are a problem. For use in homes, restaurants, hotels, motels, schools, hospitals, food plants, supermarkets, and other areas where flying insects are a problem.

Cracks and crevices: Wash and scrub thoroughly with soap and water. Dry thoroughly. Apply directly to cracks and crevices. Repeat as necessary.

Sanitation: Frequently wash floors and grout, dishboards, and frames, bookcases and other areas. Keep floors in good repair. Repair as necessary.

For direct spray into cracks and crevices, use Whitmire Crack and Crevice Equipment.

DISPOSAL: Do not reuse empty containers. Wrap container and put in trash collection.

PRECAUTIONARY STATEMENT - WARNING

Hazardous to Humans and Domestic Animals

Do not breathe vapors from areas where application is completed. Avoid breathing or eating. Wash hands with soap and water. In case of contact with skin, wash with plenty of water. Get medical attention if irritation persists. Do not eat, drink, or use tobacco. Remove all hot and cold fish tanks from room.

Environmental Hazards

This product is not for use in or near streams, rivers, ponds, or other bodies of water. Do not use in or near streams, rivers, ponds, or other bodies of water. Do not use in or near streams, rivers, ponds, or other bodies of water.

Do not use in or near streams, rivers, ponds, or other bodies of water. Do not use in or near streams, rivers, ponds, or other bodies of water. Do not use in or near streams, rivers, ponds, or other bodies of water.

Physical or Chemical Hazards

Do not use in or near streams, rivers, ponds, or other bodies of water. Do not use in or near streams, rivers, ponds, or other bodies of water. Do not use in or near streams, rivers, ponds, or other bodies of water.

Insect Fogger

ACTIVE INGREDIENTS

Resmethrin (5-phenylmethyl-3-furanyl-methyl-2,2-dimethyl-3-(2-methyl-1-propenyl)cyclopropanecarboxylate)

Related Compounds

INERT INGREDIENTS

Cis/Trans Isomers ratio: max. 30% cis and min. 70% trans

E.P.A. REG. NO. 499-169AA

E.P.A. EST. NO. 499-MO-1

A High Pressure Aerosol Insecticide for use in hospitals, restaurants, food plants, supermarkets, motels, hotels, homes, utilities.

WARNING: Keep out of reach of children. See back panel for additional warnings.

NET WEIGHT: 4.0 OZS

Whitmire Research Laboratories, Inc. St. Louis, Missouri 63102

499-169

6-6-1979

1/17